

আবেদন প্ৰ-পত্ৰ - ৮ পূৰণৰ বাবে নিৰ্দেশনা

১. সাধাৰণ নিৰ্দেশনা:-

(ক) বাসস্থান স্থানান্তৰ কৰাৰ বাবে বা তথ্যৰ সংশোধনৰ বাবে বা বিকল্প ই পি আই চি প্ৰদানৰ বাবে বা পি ডব্লিউ ডি হিচাপে চিহ্নিত কৰাৰ বাবে আবেদনখন এগৰাকী পঞ্জীয়নভুক্ত/নামভৰ্তি কৰা ভোটাৰে কৰিব পাৰে।

(খ) বাসস্থান স্থানান্তৰ, তথ্যৰ শুধৰণি আৰু শুধৰণি অবিহনে বিকল্প ই পি আই চি প্ৰদানৰ বাবে ভোটাৰ পঞ্জীয়ন বিষয়াই আবেদন পত্ৰৰ অনুমোদনৰ ক্ষেত্ৰত, এখন নতুন বিকল্প ই পি আই চি আবেদনকাৰীক প্ৰদান কৰিব, আৰু তাৎক্ষণিকভাৱে তেওঁ তেওঁৰ পূৰণি ই পি আই চি খন ভোটাৰ পঞ্জীয়ন বিষয়াক ঘূৰাই দিব লাগিব।

২. বিষয়বস্তু নম্বৰ ১ (আবেদনকাৰীৰ নাম)- আবেদনকাৰীয়ে তাত উল্লেখ থকা নিজৰ বা আত্মীয়ৰ নাম, ই পি আই চি নং, আধাৰ নং, মোবাইল নং আৰু ই-মেইল আই ডি উল্লেখ কৰিব লাগিব। তথ্যৰ প্ৰমাণীকৰণৰ উদ্দেশ্যে আধাৰ নম্বৰ প্ৰদান কৰিব লাগিব। যদি আবেদনকাৰীৰ আধাৰ নম্বৰ নাই, তেন্তে ১ (খ) বিষয়বস্তুৰ বাকচত সেইখিনি উল্লেখ কৰিব লাগিব।

৩. বিষয়বস্তু নম্বৰ ২ (আবেদনৰ বাবে বিকল্প)-

আবেদনকাৰীয়ে আবেদনৰ বাবে যিকোনো এটা বিকল্পত টিক কৰিব লাগিব আৰু আবেদনৰ প্ৰাসংগিক অংশত সবিশেষ পূৰণ কৰিব লাগিব। বাকী সকলো অংশ যিবোৰ প্ৰাসংগিক নহয় সেইবোৰ ষ্টাইক অফ কৰিব লাগিব।

৪. বাসস্থান স্থানান্তৰৰ বাবে আবেদন:-

(ক) আবেদনকাৰীৰ নতুন ঠিকনা থকা সমষ্টিটোৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ ওচৰত আবেদন কৰিব লাগিব।

(খ) আবেদনকাৰীয়ে তেওঁৰ নতুন ঠিকনা, যত তেওঁ স্থানান্তৰিত হৈছে আৰু বৰ্তমানে আছে আৰু উল্লেখ কৰা যিকোনো এটা নথিৰ স্ব-প্ৰমাণিত কপি ঠিকনাৰ প্ৰমাণ হিচাপে তেওঁৰ নিজৰ নামত বা তেওঁৰ পিতৃ-মাতৃ/পত্নীৰ নামত সংলগ্ন কৰক। তেওঁ ঠিকনা প্ৰমাণ হিচাপে দিয়া উল্লেখিত নথিখনত টিক কৰিব লাগিব। উল্লেখিত নথিখনে সেৱাসমূহ ক্ষীপ্ৰ প্ৰদান কৰাটো নিশ্চিত কৰিব। যদিহে তেওঁৰ হাতত উল্লেখ কৰা কোনো নথিপত্ৰ নাই, তেওঁ ঠিকনা প্ৰমাণৰ বাবে আনখন নথিৰ নাম খালী ঠাইত উল্লেখ কৰিব লাগিব।

৫. বৰ্তমানৰ তালিকাত তথ্যৰ শুধৰণিৰ বাবে আবেদন:-

(ক) যদি কোনো আবেদনকাৰীয়ে ভোটাৰ তালিকাত তেওঁৰ সৈতে জড়িত কোনো তথ্য শুধৰণি কৰিবলৈ মন কৰে, তেন্তে তেওঁ যথাযথ বাকচত টিক কৰিব লাগিব আৰু তেওঁৰ দাবীৰ সমৰ্থনত নথিখন সংলগ্ন কৰিব লাগিব। খালী ঠাইত নথিখনৰ নাম উল্লেখ কৰিব লাগিব।

(খ) যদি আবেদনকাৰীয়ে তেওঁৰ ফটো সলনি কৰিব বিচাৰে, তেওঁ বগা পটভূমিৰ সৈতে শেহতীয়া ভাল মনৰ পাছপৰ্ট আকাৰৰ স্বাক্ষৰ নকৰা ৰঙীন ফটো (৪.৫ ছে.মি.X৩.৫ ছে.মি.) উল্লেখিত ঠাইত পেষ্ট কৰিব লাগিব।

৬. সংশোধন অবিহনে বিকল্প ই পি আই চি ৰ বাবে আবেদন:-

এখন বিকল্প ই পি আই চি বিচাৰাৰ বাবে আবেদনকাৰীয়ে যথাযথ বাকচত টিক কৰিব লাগিব। তেওঁ তেওঁৰ ক্ষতিগ্ৰস্ত/পূৰণি ই পি আই চি ঘূৰাই দিব লাগিব বা হেৰুৱা ই পি আই চি ৰ বাবে এফ আই আৰ/পুলিচৰ প্ৰতিবেদনৰ কপি দাখিল কৰিব লাগিব।

৭. ঘোষণা:-

আবেদনকাৰীয়ে এটা ঘোষণা দিবই লাগিব যে আবেদনত উল্লেখ কৰা তথ্য আৰু সবিশেষসমূহ তেওঁৰ সুস্থ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য।

অনুগ্ৰহ কৰি মন কৰক যে ঘোষণা অংশত যিকোনো ভূৱা বিবৃতি দিয়াটো জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ (১৯৫০ ৰ ৪৩) ৰ ধাৰা ৩১ ৰ অধীনত কাৰাদণ্ডৰ সৈতে এক শাস্তিযোগ্য অপৰাধ যিটো এবছৰলৈ বৃদ্ধি পাব পাৰে বা জৰিমনা বা দুয়োটাৰ সৈতে শাস্তি বিহিব পাৰে।